

Dogo Rangsang Research Journal
(A Bilingual Research Journal indexed in UGC-CARE List)
Vol.: IX :: Issue: XV :: January, 2022

DOGO RANGSANG

RESEARCH JOURNAL



ISSN : 2347-7180

ଦୂର୍ଗୋ ବାନ୍ଧୁତାଙ୍କ

ଶାଖେମଣୀ ପାତ୍ରିକା

CHIEF EDITOR (HON.):

Dr. Upen Robha Hatakcham

EDITORS (HON.):

Dr. Lalit Chandra Rabha

Dr. Dhaneswar Kalita

ବ୍ୟାଜମାନକ (ବୈଷଣିକ):

ଡଃ ଡେମନ ଧାର୍ମିକ ହାତର

ଅଧ୍ୟାତ୍ମିକ (ବୈଷଣିକ):

ଡଃ ଲକ୍ଷ୍ମୀଚନ୍ଦ୍ର ରାତ୍ନ

ଡଃ କନ୍ଦୁମିଳା



A Peer Reviewed Bilingual Research Journal
(Indexed in UGC-CARE List)

ISSN 2347-7180

DOGO RANGSANG RESEARCH JOURNAL দগো বাংছাং গবেষণা পত্রিকা

Vol. IX, Issue. XV

নবম বছর, পঞ্চদশ সংখ্যা

January, 2022

জানুয়ারী, ২০২২

Chief Editor (Hon.) : Dr. Upen Rabha Hakacham
Editors (Hon.) : Dr. Lalit Chandra Rabha
Dr. Dhaneswar Kalita

মুখ্য সম্পাদক (অবৈতনিক)
সম্পাদকদ্বয় (অবৈতনিক) : ড° উপেন রাভা হাকাচাম
: ড° ললিত চন্দ্র রাভা
ড° ধনেশ্বর কলিতা



Dogo Rangsang Research Society
Reg. No. KAM-M/263/L/ 595 of 2015-16
দগো বাংছাং গবেষণা সমিতি

A Peer Reviewed Bilingual Research Journal
(Indexed in UGC-CARE List)

ISSN 2347-7180

DOGO RANGSANG RESEARCH JOURNAL দগো ৰাংছাং গবেষণা পত্রিকা

Vol. IX, Issue. XV

নবম বছৰ, পথ্বদশ সংখ্যা

January, 2022

জানুৱাৰী, ২০২২

Chief Editor (Hon.) : Dr. Upen Rabha Hakacham
Editors (Hon.) : Dr. Lalit Chandra Rabha
Dr. Dhaneswar Kalita

মুখ্য সম্পাদক (অবৈতনিক)
সম্পাদকদ্বয় (অবৈতনিক) : ড° উপেন ৰাভা হাকাচাম
: ড° ললিত চন্দ্ৰ ৰাভা
ড° ধনেশ্বৰ কলিতা



Dogo Rangsang Research Society
Reg. No. KAM-M/263/L/ 595 of 2015-16
দগো ৰাংছাং গবেষণা সমিতি



সূচীপত্র

CONTENT

অসমীয়া বিভাগ :

- (১) নীলমণি ফুকনৰ কবিতাৰ ভাষা : এক অধ্যয়ন
 - ড° হৰি প্ৰসাদ বৰুৱা /০১
- (২) গুগাভিৰাম বৰুৱাৰ ‘ৰাম-নবমী’ আৰু জগন্মোহন লালৰ ‘বাবাজী’ নাটক : এক তুলনাত্মক অধ্যয়ন
 - অৰূপ দাস /০৯
- (৩) ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসত প্রতিফলিত পঞ্চ অৰ্থপ্ৰকৃতি : এক অধ্যয়ন
 - ড° আখতাৰুল ইছলাম ● মুন মুন কৰ্মকাৰ /১৯
- (৪) অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত দেশী লোকভাষা
 - ড° মোঃ মোৰশেদুজ জামান /২৫
- (৫) ভূপেন হাজৰিকাৰ গীতত সমকালীন অসমৰ অস্থিৰ ৰাজনৈতিক অৱস্থাৰ চিত্ৰণ
আৰু তেওঁৰ বৈপ্লাবিক মতাদৰ্শ
 - দিপাংকৰ বৰুৱা /৩৩
- (৬) জিতেন ডেকাৰ গীতত জাতীয়তাৰ্বোধ আৰু সমন্বয়ৰ সুৰ : এক চমু অৱলোকন
 - ৰাজা ৰাম ৰাভা /৪১
- (৭) মটকসকলৰ মাজত প্ৰচলিত মায়ামৰা ধৰ্মৰ লগত জড়িত উৎসৱ-অনুষ্ঠান
 - মৌচুমী চেতিয়া /৪৮
- (৮) দৰঙ্গী লোকগীতত পৰিৱেশ প্ৰসংগ : হাতীক শিক্ষা দিয়া গীতৰ বিশেষ উল্লিখনসহ
 - জ্যোতিস্মৃতা দত্ত /৫৮
- (৯) ‘ৰামধেনু’ৰ সম্পাদকীয় প্ৰবন্ধত প্ৰকাশিত চিন্তা-চেতনা
 - ড° গুৰুল কুমাৰ দাস /৬৪
- (১০) হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যত কবিতাৰ অনুষংগ : এটি আলোচনা
 - ড° কনেশ্বৰ বৰুৱা /৭৮
- (১১) অসমৰ লোকনাট্যানুষ্ঠানত প্ৰতিবাদ : এক পৰ্যালোচনা
 - ড° প্ৰশান্ত কুমাৰ দাস /৮৩



ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসত প্রতিফলিত পঞ্চ অৰ্থপ্ৰকৃতি : এক অধ্যয়ন

● ড° আখতাৰুল ইছলাম

মূৰবী অধ্যাপক, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়, email: islamakhtarul45@yahoo.in, ফোনঃ ৯৮৩৫১২৫৩৮৯

● মুন মুন কৰ্মকাৰ

গৱেষিকা ছাত্ৰী, বড়োলেও বিশ্ববিদ্যালয়, email: karmakarmoon143@gmail.com, ফোনঃ ৯৮৬৪৩২৪০২০

সংক্ষিপ্তসাৰ : কাব্যৰ অন্যতম উপাদান হৈছে অৰ্থপ্ৰকৃতি। অৰ্থপ্ৰকৃতিসমূহ প্ৰয়োজন সিদ্ধিৰ কাৰণ বা হেতু। ভাৰতীয় সংস্কৃত নাটকৰ ইতিহাসত চক্ৰ ফুৰালে দেখা যায় যে, প্ৰাচ্যৰ নন্দনতত্ত্বৰ এক উল্লেখযোগ্য বিষয় আছিল অৰ্থপ্ৰকৃতিসমূহ। ভাৰতীয় সমালোচকসকলে বহু ক্ষেত্ৰত এইবোৰৰ সংজ্ঞাৰ ভিত্তিত কাব্যৰ আংগিক সম্পর্কে বিচাৰ-বিশ্লেষণ আগবঢ়াইছিল। লগতে এনেধৰণৰ সুকীয়া তত্ত্ব বা বিশ্লেষণৰ দৃষ্টিভঙ্গীয়ে প্ৰাচ্যৰ সমালোচনাৰ ক্ষেত্ৰখনক এটা পৃথক মাত্ৰা প্ৰদান কৰিছিল। অৰ্থপ্ৰকৃতিয়ে নায়ক-নায়িকাক মূল উদ্দেশ্যত উপনীত হ'বলৈ সফলতা প্ৰদান কৰে। অৰ্থপ্ৰকৃতি দুই ধৰণৰ— আধিকাৰিক আৰু প্ৰাসংগিক। আধিকাৰিক কথাবস্তু নায়ক-নায়িকা বা মুখ্য ঘটনাবলৈ লগত জড়িত থাকে। আনহাতেদি যিবোৰ ঘটনাই মূল ঘটনাক আগবঢ়াই লৈ যায় সেইবোৰক প্ৰাসংগিক কথাবস্তু বুলি আখ্যা দিয়া হয়। প্ৰাসংগিক কথাবস্তুকেই প্ৰকৃতাৰ্থত অৰ্থপ্ৰকৃতি আখ্যা দিয়া হয়। অৰ্থপ্ৰকৃতি পাঁচ প্ৰকাৰৰ— বীজ, বিন্দু, পতাকা, প্ৰকৰী আৰু কাৰ্য। এইবোৰ প্ৰায়বিলাক সংস্কৃত নাটক আৰু ভাৰতীয় মূলৰ অন্যান্য নাটকসমূহতো প্ৰয়োগ হোৱা দেখা যায়। প্ৰাচ্যৰ সমালোচনা তত্ত্বৰ অন্তৰ্গত অৰ্থপ্ৰকৃতি সমূহক বিস্তৃত সাৰ্বজনীন পৰ্যায়ত বিচাৰ কৰিলে প্ৰাচ্য-প্ৰাঞ্চিত্যৰ অন্যান্য বিভিন্ন সাহিত্যত ইয়াৰ উপস্থিতি অনুভৱ কৰিব পাৰি। তেনেদৰে বজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসখনতো পঞ্চ অৰ্থপ্ৰকৃতি প্ৰয়োগ হোৱা দেখা যায়; যদিও ই বিৰহাত্মক। উপন্যাসখনত প্ৰয়োগ হোৱা পঞ্চ অৰ্থপ্ৰকৃতি সম্পর্কে আমাৰ এই গৱেষণা পত্ৰখনত আলোচনা আগবঢ়োৱা হ'ব।

বীজ শব্দ : অৰ্থপ্ৰকৃতি, মিৰি জীয়ৰী, জকি, পানেই, কাৰ্য, উপন্যাস।

গৱেষণা বিষয়ৰ পৰিচয় :

বজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ এখন সামাজিক উপন্যাস। ১৮৯৪ চনত প্ৰকাশিত এই উপন্যাসখন ১৭ টা অধ্যায়যুক্ত মূলতঃ জনজাতীয় উপন্যাস। ইয়াৰ নায়ক মিচিং ডেকা জকি আৰু নায়িকা পানেই। ধৰ্মীয় বিশ্বাস, আচাৰ-অনুষ্ঠান, জীৱন-ধাৰণ প্ৰণালী ইত্যাদি সামাজিক পৰিকাঠামোৰে পুষ্ট ‘মিৰি জীয়ৰী’খন আৰম্ভণি, মধ্যবিন্দু তথা ক্লাইমেক্স আৰু পৰিসমাপ্তিযুক্ত এক পূৰ্ণাংগ কাহিনী। জকি-পানেইৰ প্ৰেমৰ আখ্যানৰ মাজেদি উপন্যাসখন ‘ত্ৰিভূজ’ আকৃতিৰ দৰে ৰূপ লৈছেহি। যাৰ ফলত ই ট্ৰেজেদি হোৱা সত্ত্বেও ভাৰতীয় সাহিত্য সমালোচনাৰ দিশবোৰো ইয়াত পূৰ্ণ ৰূপত প্ৰতিফলিত হৈ উঠিছে।

কাহিনীভাগত পাঠেটা অর্থপ্রকৃতির স্পষ্ট প্রয়োগ ঘটিছে। মূল চরিত্র তথা নায়ক-নায়িকার উদ্দেশ্য শেষ হোবাত অর্থপ্রকৃতিসমূহে কাহিনীর আবজনিব পরা একেবাবে শেষলৈকে উপস্থিত থকাটো পূর্ণ কপত অনুভূত পূর্ব পাবি। সাধাৰণতে টেজেডিক বাদ দি প্রায় প্রতিটো প্রেমৰ আখ্যান মিলনাঞ্চক তথা নায়ক-নায়িকার মুখ্য টাইলৰ মাজেদিয়েই কাহিনীৰ সমাপ্তি ঘোষণা কৰা হয়। 'মিবি জীয়বী'ৰ পৰিগতি মিলনাঞ্চক নহ'লৈও যোৱা এটা প্রত্যাখ্যা নায়ক-নায়িকা একেলগে মৃত্যুদণ্ডেৰে দণ্ডিত হোবাটোও মনকবিবলগীয়া। অর্থপ্রকৃতিয়ে টেজেডিক এই উদ্দেশ্যাত উপনীত হ'লৈ উচ্চেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

জাতীয়ত্ব সমষ্টি আৰু উকেশা

অধ্যয়নৰ মূল্য আৰু উদ্দেশ্য ?
সাহিত্য বিচাৰ মূলকথা মূল্যনির্ণয়। সমালোচক সকলে যি মূল্যমানৰ সহায়ত সাহিত্যৰ গুণাগুণ নিৰ্ণয় কৰে অনুভৱৰ কথা সেওাই বাখ্যা, বিচাৰ আৰু বসোপভোগ। ব্যাখ্যাকাৰীৰ উদ্দেশ্য পাঠক সমাজক বিষয়ৰ সৈতে অনুভৱ কৰে অনুভৱৰ সাৰ্থকনীন কল থাকিব নোৱাৰে। সময়ানুকূলে, পৰিৱেশ-পৰিস্থিতি অনুকূলে সাহিত্য বিচাৰখনৰ প্ৰিয়েষিত হয়। বাস্তিবাদী কিছা আপেক্ষিক কোনো সমালোচনাই ‘শেষ কথা’ হ'ব নোৱাৰে। জন মিল্টনৰ ‘প্ৰেৰণালিষ্ট’ অন্দ্যবাহি মহৎ শিৰী কপে স্থীৰূপ। এতিছনে এবিষ্টটলৰ ‘পয়েটিক্চ’ৰ সূত্রানুসৰি এই মহাকাব্যৰ কাহিনী, চৰ ভাষা আৰু বসব গুণৰত ভিত্তি কৰি মিল্টনৰ প্ৰশংসা কৰিছে। পৰবৰ্তী যুগত মেথিউ আৰ্গল্ডে জন মিল্টনৰ ‘*Honesty
seriousness of absolute sincerity*’ গতিকে এই কথা প্ৰমাণিত বুলি দাবী কৰিব পৰা বাবু যে কোনো কৰ্ম যুৎ, বাস্তি কিছা হান ভেদে ভিন্ন মূল্য দাবী কৰে। গতিকে সাহিত্য বিচাৰৰ আপেক্ষিক মূল্য আছে বৃহৎ বুলি কোনো কথা নাই।’

‘মিবি জীয়বী’ উপন্যাসত যিদেরে স্পষ্ট কপত পঞ্চ অর্থপ্রকৃতিৰ প্ৰয়োগ ঘটিছে সেৱা অসমীয়া সাহিত্যৰ যথেষ্ট ওকৃতপূৰ্ণ তথা নতুন দিশ এটা উন্মোচনৰ প্ৰচুৰ থল আছে। তাৰোপৰি অসমীয়া সাহিত্য প্ৰাচ সমাজোৱা তত্ত্বৰ এনেৰোৰ দিশৰে তথা দৃষ্টিভঙ্গীৰে বিচাৰ-বিশ্লেষণ কৰিলে উপাদানবোৰে সাৰ্বজনীন অথবা বহুচলিত ন এটা পৰিশ্ৰাহ কৰিব বুলি আমাৰ বিশ্বাস। সাহিত্যৰ আলোচনা যিহেতু নন্দনতত্ত্বিক আলোচনাৰ অৰ্ডত সাহিত্যতত্ত্বৰ প্ৰাচ আৰু পাশ্চাত্য নন্দনতত্ত্বিক বিচাৰৰ এক মিশ্রিত প্ৰতিফলনো আমাৰ সাহিত্যৰ অন্যতম আজোই গাৰে। ত্ৰৈলোক্য নাথ গোস্বামীৰ ভাষাত— ‘প্ৰাচীন বুলিয়েই কিছুমান বস্তুৰ সমাদৰ নকৰা আমাৰ বুলা, নন্দনতত্ত্বৰ আলোচনা কিছু পৰিমাণে জটিল কাৰণ এনে আলোচনাই অনেক সময়ত বাস্তুৰতাৰ সীমা চৰাই বিআদৰ্শৰ মাজত বাট খেপিয়াৰ লগা হয়।’^১ সেই উদ্দেশ্য অনুধাৰন কৰিয়ে আমি উক্ত বিষয়টিৰ আলোচনাৰ মানেন্দ্ৰিশ কৰিছোঁ।

ଅନ୍ୟାନ୍ୟ ପଦ୍ଧତି ୧

ଗରେଜା ପତ୍ରଖନ ପ୍ରକ୍ରିତ କରୁଥେ ମୂଲତଃ ବିଶ୍ଵେଷଣାତ୍ମକ ପଦ୍ଧତି ଗ୍ରହଣ କରା ହେବେ।
ଅଧ୍ୟୟାନର ପରିସର :

আমাৰ গৱেষণাৰ বিষয়বস্তু হৈছে 'বজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসত প্ৰতিফলিত পঞ্চ অধ্যয়ে
এক অধ্যয়নত পঞ্চ অৰ্থপ্ৰকৃতিৰ পৰিচয় আৰু উপন্যাসখনত ইয়াৰ প্ৰয়োগ মৰ্ম্মত আৰু

পূর্বকৃত আলোচনাৰ স্বৰূপ :

তুলনামূলক সমালোচনা অপেক্ষাকৃত আধুনিক বিচার পদ্ধতি। ইয়াত দুই ভিন্ন দেশ কালৰ সাহিত্যৰ আধুনিক সঙ্গতি। আবৰ্য উপন্যাস আৰু পঞ্চতন্ত্র, গ্ৰীক নাটক আৰু সংস্কৃত নাটক, বাণিকী-ব্যাস আৰু হোমাৰ ভাজি পোর্যোটিকচ আৰু নাট্যশাস্ত্ৰৰ তুলনামূলক বিচাৰৰ জৰিয়তে পাৰম্পৰিক মিল অমিলৰ বিশ্লেষণ সংজ্ঞা। বি সম্পৃক্ত এখন দেশৰ লগত অন্য দেশৰ চৰিত্ৰগত সাদৃশ্য-বৈসাদৃশ্য লক্ষ্য কৰিব পাৰি। সমালোচকৰ প্ৰক্
Dogo Rangsang Research Journal, Vol. 1, No. 1, January 2023

অনুসরিও দুই ভিন্ন সাহিত্যতত্ত্বৰ মাজতো সাহিত্যৰ সামান্যধৰ্মৰ সাদৃশ্য স্থাপিত হ'ব পাৰে। বক্ষিমচল্লষ্ট শকুন্তলা, মিৰান্ডা আৰু ডেচডিমনাৰ মাজত সাদৃশ্য-বৈসাদৃশ্যৰ আলোচনা কৰিছিল। বৰীজ্ঞানাথ ঠাকুৰে মাইকেল মধুসূন্ধন দণ্ডৰ কাব্য বিচাৰ প্ৰাচ্য সমালোচনা সূত্ৰ ধৰিয়েই আগবঢ়াইছিল।^{১০} মানসিক সংকীৰ্ণতা দূৰীকৰণৰ অৰ্থে তুলনামূলক বিচাৰ পদ্ধতিয়ে আধুনিক কালত জনপ্ৰিয়তা পাইছে। আধুনিক সময়ৰ ভাৰতীয় সাহিত্য প্ৰাচ্য সাহিত্যতত্ত্বৰ আধাৰত বিশ্লেষণ কৰাৰ পদ্ধতিও জনপ্ৰিয় হ'ব পাৰে যদিহে আলোচক-সমালোচকসকলে যুগ তাঢ়িত মানসিক কুপমণ্ডকতাৰ পৰা ওলাই আহিব পাৰে। আধুনিক কালৰ সাহিত্য পাশ্চাত্য সাহিত্যতত্ত্বৰ আধাৰতহে আলোচনা কৰিব লাগিব বুলি কোনো কথা থাকিব নোৱাৰে। অসমীয়া কাব্য সাহিত্য, নটি সাহিত্যৰ ক্ষেত্ৰত প্ৰাচ্য সাহিত্যতত্ত্বৰ আধাৰত বহু আলোচনা পণ্ডিত তীর্থনাথ শৰ্মা, ত্ৰেলোক্য নাথ গোস্বামী, বিশ্ব নাবায়ণ শাস্ত্ৰী, মুকুন্দ মাধৱ শৰ্মা আদি প্ৰথিতযশা সাহিত্যিকসকলে কৰিছে। উপন্যাস আধুনিক যুগৰ সৃষ্টি হ'লেও চিৰায়ত কাহিনী কথনৰ প্ৰণতা থকা উপন্যাস ‘মিৰি জীয়ৰী’ৰ কাহিনী বিশ্লেষণত প্ৰাচ্য নন্দনতত্ত্ব আশ্রিত অৰ্থপ্ৰকৃতিৰ বিশ্লেষণে সম্ভাৱনাপূৰ্ণ বিশ্লেষণৰ বাট মোকলাব পাৰে।

মূল আলোচনা :

প্ৰাচ্যৰ নন্দনতত্ত্বৰ আধাৰত পাঁচটা অৰ্থপ্ৰকৃতিৰে বিভাজন অনুযায়ী অৰ্থ তথা সংজ্ঞা সুকীয়া সুকীয়া। প্ৰতিবিধিৰে কাহিনী আগবঢ়োৱাত স্বকীয় ভূমিকা থকা দেখা যায়। এইবোৰৰ অৰ্থ অনুসৰি ‘মিৰি জীয়ৰী’ উপন্যাসত পঞ্চ অৰ্থপ্ৰকৃতিৰ প্ৰয়োগ এনেধৰণৰ—

বীজ : পাঁচ প্ৰকাৰৰ অৰ্থপ্ৰকৃতিৰ ভিতৰত প্ৰথমটো হৈছে— বীজ অৰ্থপ্ৰকৃতি। এই অৰ্থপ্ৰকৃতিটো কাহিনীৰ আৰম্ভণিত ক্ষীণভাৱে দেখা দিয়ে আৰু লাহে লাহে নানান সৰু-বৰ ঘটনাৰ মাজেৰে নায়ক-নায়িকাৰ উদ্দেশ্য সাধনৰ মূল কাৰণস্বৰূপ হৈ পৰে। বিশ্বনাথ কবিবাজৰ মতে —

অঞ্জমাত্ৰং সমুদ্দিষ্টং বহুধা যদিসৰ্পতি।

ফলস্য প্ৰথমো হেতুবীজং তদভিধীয়তে।^{১১}

যি অৰ্থপ্ৰকৃতিয়ে (ধান আদি বীজৰ দৰে) নাটকত প্ৰথমতে অতি সুস্কলভাৱে উপকিঞ্চিপ হৈ লাহে লাহে নানান ভাৱে বাঢ়ি গৈ নায়কৰ মূল উদ্দেশ্য সিদ্ধি লাভৰ প্ৰমুখ কাৰণস্বৰূপ হৈ পৰে তাকে বীজ বোলে।^{১২}

‘মিৰি জীয়ৰী’ উপন্যাসখন মূলতঃ প্ৰেমমূলক। লখিমপুৰ জিলাৰ সোৱণশিৰী নৈৰ পাৰৰ এখন মিৰি গাঁৱৰ এহাল ল'ৰা-ছোৱালীৰ প্ৰেমক কেন্দ্ৰ কৰি উপন্যাসখন লিখা হৈছে।

উপন্যাসখনৰ প্ৰথম অধ্যায় ‘নৈৰ পাৰত’ আঠ-ন বছৰীয়া পানেই আৰু তেৰ-চৈধ্য বছৰীয়া জঙ্গিয়ে আছ খেতি চোৱা-চিতা কৰিছিল। সেই সময়তে এটা ভালুক অহা দেখি দুয়ো ভয়তে দৌৰ মাৰিলে আৰু পানেই লগে লগে উজুটি খাই পৰিল। তেতিয়া জঙ্গিয়ে পানেইক তুলি ধৰিলে আৰু সুধিলে— “পানেই দুখ পালি নেকি?”^{১৩} — জঙ্গিৰ এই উক্তিটোৰে কাহিনীভাগৰ বীজ সিঁচা হৈছে। জঙ্গিয়ে পানেইক তুলি নধৰি কথাবাৰ নুসুধিলে দুয়ো-দুয়োৰে প্ৰতি আৰক্ষিত হোৱাৰ সম্ভাৱনা নাথাকিলহেঁতেন। কাৰণ জঙ্গিয়ে কেৱল চাঙ্গত বহি তাইক চাই নাথাকি ওচৰলৈ আহি কথা-বতৰা পতা আৰম্ভ কৰাৰ পাছতেহে কাহিনীভাগৰ যি বীজ সিঁচা হৈছিল সিয়ে পিছলৈ গজালি মেলি উপযুক্ত বাতাবৰণৰ মাজত ডাল-পাত বাঢ়ি ফল-ফুলেৰে জাতিক্ষাৰ হৈ পৰিছিল।

বিন্দু : দ্বিতীয় অৰ্থপ্ৰকৃতিটো হ'ল বিন্দু। যি ঘটনাই মূল ঘটনাৰ বিচ্ছেদ হ'বলগীয়া অৰস্থাত বাধা প্ৰদান কৰে; সেয়াই বিন্দু। সাহিত্য দৰ্পণকাৰৰ মতে—

অৱান্নবাথবিচ্ছেদে বিন্দুৰ চেন্দকাৰণম।^{১৪}

নাটকৰ আৰম্ভণিৰ ঘটনাৰ দ্বাৰা মূল ঘটনাৰ বিচ্ছেদ হ'বলগীয়া পৰিস্থিতিৰ উত্তৰ হ'লে যিটো প্ৰসংগই সেই বিচ্ছেদ সংঘটিত নোহোৱাকৈ বাখে, সেই অবিচ্ছেদৰ (মূল ঘটনাৰ সঙ্গতিৰ) কাৰণেই হৈছে বিন্দু নামক অৰ্থপ্ৰকৃতি।^{১৫}

উপন্যাসখনৰ তৃতীয় অধ্যায় ‘মিৰি গাঁৱত’— ‘পানেয়ে জঙ্গিৰ এইবিলাক কথা বধ মনেৰে শুনিব ধৰিলে’